

Paper : GECCOM2 (D)

(Risk Management)

1. (a) তলত দিয়াকেইটা 'সঁচা' নে 'মিছা' লিখা : 1:

Write 'True' or 'False' of the following :

(i) বিপদ ব্যৱস্থাপনা বিপদৰ মান নিৰ্ধাৰণৰ সৈতে জড়িত নহয়।

Risk management does not involve with the assessing of risk.

(ii) 'ক্ষতিৰ সংস্পৰ্শ চিনাক্তকৰণ'-এ বিপদৰ সম্ভাৱনা বুজাত সহায় কৰে।

'Identifying loss exposures' help in understanding potential risks.

(iii) নৌবীমা কেৱলমাত্ৰ যাত্ৰীবাহী জাহাজৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয়।

Marine insurance is exclusively for passenger ships.

(b) তলৰ খালী ঠাইবোৰ পূৰণ কৰা : 1×3:

Fill in the blanks of the following :

(i) পুনৰ বীমা এনে এটা পদ্ধতি য'ত মূল _____ বিশ্ব কম হয়।

Reinsurance is a process which reduces the risk of the original _____.

(ii) বিশ্ব _____ বিপদ ব্যবস্থাপনা পদ্ধতিৰ এটা প্রধান পদক্ষেপ।

_____ risk is a crucial step in the risk management process.

(iii) IRDA আইনখন _____ কান-কাৰ্য্য লগত জড়িত হৈ থাকে।

The IRDA Act, deals with _____ related activities.

2. তলত দিয়াবোৰৰ যি কোনো তিনিটাৰ ওপৰত চমু টোকা লিখা :

4×3=12

Write short notes on any *three* of the following :

- (a) বজাৰ বিপদ
Market risk
- (b) বাণিজ্যিক বীমা
Commercial insurance
- (c) ক্ষতিৰ সংস্পৰ্শ
Loss exposures
- (d) বিপদ বিত্তায়নৰ প্ৰয়োজনীয়তা
Importance of risk financing
- (e) বিপদ বিটেনচন
Risk retention

3. (a) বিপদৰ সংজ্ঞা দিয়া। বিপদৰ বিভিন্ন উৎসসমূহ ব্যাখ্যা কৰা। 3+8=
- Define risk. Explain the various sources of risk.

অথবা / Or

- (b) বিপদ ব্যৱস্থাপনা কি? বিপদ ব্যৱস্থাপনাৰ প্ৰক্ৰিয়াসমূহ আলোচনা কৰা। 3+8=
- What is risk management? Discuss the process of risk management.

4. (a) অ-বীমা হস্তান্তৰ বুলিলে কি বুজা? অ-বীমা হস্তান্তৰৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। 3+8=1
- What do you mean by non-insurance transfer? Explain the features of non-insurance transfer.

অথবা / Or

- (b) লোকচান পৰিশোধ কি? বিপদ ব্যৱস্থাপনাত লোকচান পৰিশোধৰ তাৎপৰ্য উল্লেখ কৰা। 3+8=1
- What are paying losses? Explain the significance of paying losses in risk management.

5. (a) ব্যক্তিগত বিপদ ব্যৱস্থাপনা কি? ব্যক্তিগত বিপদৰ বিভিন্ন প্ৰকাৰসমূহ আলোচনা কৰা। 2+8=10
- What is personal risk management? Discuss the different types of personal risk.

অথবা / Or

- (b) ব্যক্তিগত বিপদ চিনাক্তকৰণৰ বিভিন্ন বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। 10

Explain the various features of identification of personal risk exposures.

6. (a) ক্রেডিট ৰিস্ক কি? বেংক ব্যৱস্থাৰ ওপৰত থকা ক্রেডিট ৰিস্কৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা। 3+7=10
What is credit risk? Discuss the impact of credit risk on the banking system.

অথবা / Or

- (b) তাৰল্য বিপদ কি? বেংকে তাৰল্য বিপদ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰা কৌশলৰ বিষয়ে আলোচনা কৰা। 3+7=10
What is liquidity risk? Discuss the strategies adopted by bank for controlling liquidity risk.

২০২৩ বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে ২০ মূল্যাংকৰ অতিৰিক্ত প্ৰশ্ন

Additional Questions, 20 marks for 2023 Batch

7. (a) বিপদৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। 10
Explain the features of risk.

অথবা / Or

- (b) বিপদ ব্যৱস্থাপনা ব্যৱস্থাৰ সীমাবদ্ধতাসমূহ আলোচনা কৰা।
Discuss the limitations of risk management system.

(24)

8. (a) বিস্ক বিটেনচনক প্রভাৱিত কৰা কাৰকসমূহৰ বিষয়ে আলোচনা কৰা। 10

Discuss the factors influencing risk retention.

অথবা / Or

- (b) কেপটিভ বীমা বুলিলে কি বুজা? কেপটিভ বীমাৰ সীমাবদ্ধতাসমূহ উল্লেখ কৰা। 3+7=10

What do you mean by captive insurance? Explain the limitations of captive insurance.
